

ବାର୍ତ୍ତାମନ୍ଦିର ଭାଷା
ଏଟିପରିଚୟ

৩.০০ ৰাভা ভাষা : এটি পৰিচয়

৩.১০ ৰাভা ভাষাৰ পৰিচয় :

ৰাভা ভাষা বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বৰ্মীয় শাখাৰ বড়ো উপশাখাৰ অন্তর্গত এটা ভাষা।^১ ই এটা প্ৰাচীন ভাষা আৰু ক্ৰমবিৱৰ্তন লাভ কৰি বৰ্তমানৰ বৰ্ণ লাভ কৰিছে যদিও ভাষাটোৰ ইতিহাস অধ্যয়ন কৰাটো সহজ নহয়। ইয়াৰ মূল কাৰণ হৈছে ভাষাটোৰ কোনো লিপি নাছিল। সেয়েহে ইয়াৰ প্ৰাচীন লিখিত সাহিত্যও নাছিল। গতিকে ইয়াৰ প্ৰাচীন বৰ্ণটো কেনেকুৰা আছিল অথবা অন্যান্য সমগোত্ৰীয় বৰ্ণে বা গাৰো ভাষাৰ পৰা কিমানখিনি পৃথক আছিল, সেই কথা জনা নাযায়। এতিয়ালৈকে পোৱা তথ্যৰ আধাৰত ১৮৭৬ চনত W.W. Hunter-ৰ ‘Stastical Account of the District of Jalpaiguri’-ত দিয়া ৰাভা ভাষাৰ চমু আভাসকে ৰাভা ভাষাৰ প্ৰাচীনতম আলোচনা বুলি ক'ব পৰা যায়। তাৰ পাছত ১৮৮০ চনত G.H.Domant-এ ‘Notes on the Locality and Population of the Tribes between the Brahmaputra and Nighly rivers’ নামৰ আলোচনাত ২২টা মাইত্ৰি ৰাভাৰ শব্দৰ তালিকা আৰু ৰাভা ভাষাৰ বিৱৰণ দিছে। সেইদৰে গ্ৰীয়াৰ্ছনে তেখেতৰ ‘Linguistic Survey of India’ (vol-III, pt-II, p-105) থঙ্গত Rev. A.F. Stephen -এ বাইবেলৰ পৰা কৰা অনুবাদ ‘The Prodigal Son’-ক ৰাভা ভাষাৰ নিৰ্দেশন বৰপে অন্তৰ্ভৃত কৰি সমমূলীয় ভাষাবে সৈতে ৰাভা ভাষাৰ তুলনামূলক আলোচনা আগবঢ়াইছে। এইবোৰ ৰাভা ভাষা সম্পর্কে প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনাহে। ৰাভা ভাষাত পূৰ্ণ পৰ্যায়ৰ গ্ৰন্থ পোন প্ৰথম বাৰৰ বাবে প্ৰকাশ পায় ১৯০৯ চনত। উক্ত বৰ্ষত বাংলা লিপিত ছপা হোৱা বাইবেলৰ ‘The Gospal of Mark’খণ্ডৰ অনুবাদ গ্ৰন্থ ‘মাৰ্কনি নিমা সাইকাই’-এ সন্তুষ্ট ৰাভা ভাষাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰাচীনতম ছপা পুঁথি।^২ তাৰ

১.Grierson: Linguistic Survey of india , vol-III, pt-II, p. 105

২. ৰাভা হাকাচাম, উপেন : ৰাভা ভাষা আৰু সাহিত্য, ১৯৮৭, পৃ. ১৮

পৰৱৰ্তী কালত ১৯২৬ চনৰ পৰা ৰাভা ভাষাত অবিৰত ভাৱে গ্ৰহণ বচিত আৰু প্ৰকাশিত হ'বলৈ ধৰে।

ৰাভা ভাষাৰ ক্ৰমবিকাশৰ ইতিহাসক আমি বহুভাৱে তলত দিয়া ধৰণে দুটা ভাগত
ভাগ কৰিব পাৰোঁ-

(ক) প্ৰাচীন যুগ

(খ) আধুনিক যুগ

ৰাভা ভাষাৰ প্ৰাচীন ৰূপটো বহুতো ক্ষেত্ৰতে অনুমান সাপোক্ষ। অৱশ্যে কিছুমান লোকগীতৰ
মাজেদি ৰাভা ভাষাৰ প্ৰাচীন ৰূপটি ফুটি উঠা দেখা যায়। বিশেষকৈ ‘হৈমোৰ গীত’ আৰু ৰাকুৰা
পূজাৰ ‘বাখা’ গীতৰ মাজেদি ৰাভা ভাষাৰ কিছু প্ৰাচীন ৰূপ সংৰক্ষিত হৈছে। “বায়খো পূজাত গোৱা
‘হৈমোৰ’ গীতৰ ভাষা” অতিশয় বৰক ধৰ্মী আৰু বৰ্তমান অপ্রচলিত শব্দেৰে ভাৰাক্ৰান্ত।^{১০} ৰাভা
ভাষাৰ আধুনিক যুগটো আৰম্ভ হৈছে বিশ্ব শতিকাৰ প্ৰাৰম্ভতে। প্ৰকৃততে ক'বলৈ গ'লে ব্ৰিটিছ
পণ্ডিতসকলে ৰাভা ভাষা আৰু সংস্কৃতি সম্পর্কে বিভিন্ন গ্ৰন্থত টোকা দি যোৱাৰ পাছৰ পৰাই
আধুনিক যুগটো আৰম্ভ হৈছে বুলি ক'ব পাৰি। ঠিক তেতিয়াৰ পৰাই ৰাভা ভাষাৰ ক্ৰমবিকাশৰ
এটি ধাৰাবহিক ইতিহাস উলিয়াব পাৰি। ৰাভা ভাষাৰ প্ৰাচীন ৰূপটি যেনেদৰে লোক-সাহিত্যৰে
পৰিপূৰ্ণ, ঠিক তেনেদৰে আধুনিক যুগটি লিখিত সাহিত্যৰে মেটমৰা। ৰাভা ভাষাৰ প্ৰথমখন ছপা
পুথি ‘মাৰ্কনি নিমা সাইকাই’ প্ৰকাশ পোৱাৰ পাছত ১৯২৬ চনত পূৰ্ণচন্দ্ৰ কোঁচৰ ‘পেনেম লামোন
দাম’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ পায়। তাৰপাছত ১৯৫১ চনত অধৰ চন্দ্ৰ ৰাভাৰ ‘সংৰায়া ৰাভা কাথা’
(সংক্ষিপ্ত ৰাভা ভাষা) প্ৰকাশ পায়। তাৰ তিনি বছৰ আগতে ১৯৪৮ চনত ঈশ্বৰ হাটোৰ ‘ৰাভা
জিৱাও অৰণি (ৰাভা কাথা) ভাগ টেকাং’ নামৰ গ্ৰন্থখন প্ৰকাশ পায়। এই কালছোৱাক লিখিত ৰাভা
সাহিত্যৰ আভা প্ৰকাশৰ কাল বুলি ক'ব পাৰি। প্ৰকৃত পক্ষে ৰাভা ভাষা-সাহিত্যৰ পূৰ্ণ বিকাশৰ কাল
আৰম্ভ হয় ১৯৫৭ চন মানৰ পৰাহে। ১৯৫৫ চনত জন্ম হোৱা ৰাভা কৃষ্ণ সন্ধিলন আৰু দুই-এজনৰ
আশা সুধীয়া প্ৰচেষ্টাত ৰাভা ভাষা-সাহিত্যই বিকাশ লাভ কৰিবলৈ ধৰে। পৰৱৰ্তী কালত ৰাভা
ভাষা-সাহিত্যৰ বিকাশত বিশেষ ভাৱে অৱিহণা যোগায় দুধনৈৰে ৰাভা ভাষা পৰিষদে। এই ৰাভা
ভাষা পৰিষদৰ প্ৰচেষ্টাত কেইবাখনো কাব্য সংকলন, গল্প সংকলন, ব্যাকৰণ আদি বচিত হয়।
এনেদৰে ৰাভা ভাষাটোৱে ক্ৰমে পৰিপূৰ্ণ লাভ কৰি বিকশিত হ'বলৈ ধৰে।

ৰাভা ভাষাৰ প্ৰাচীন ৰূপ আৰু আধুনিক ৰূপৰ মাজত তুলনা কৰিলে ৰাভা ভাষাৰ

ঐতিহাসিক বিরতনৰ এটি আভাস ফুটি উঠে। ৰাভা ভাষাটো যিহেতু চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তর্গত ভাষা, সেয়েহে ইয়াত সেই ভাষা পৰিয়ালৰ কেতবোৰ বৈশিষ্ট্য বৰ্ক্ষিত হৈছে। কিন্তু ৰাভাসকলে যিহেতু অন্যান্য জনগোষ্ঠী, বিশেষকৈ আৰ্য অসমীয়া ভাষী লোকসকলৰ লগত সঘনে মিলা-মিছ কৰি কালাতিক্রম কৰিব লগা হৈছে, সেইকাৰণে সময়ৰ অগ্রগতিৰ লগে লগে মূলৰ কিছুমান বৈশিষ্ট্যৰ ঠাইত আৰ্য অসমীয়া ভাষাৰ কিছুমান বৈশিষ্ট্য সোমাই পৰা দেখা যায়। “তুলনামূলক বিশ্লেষণত ধৰা পৰে যে মূল চীন-তিব্বতীয় ভাষা হিচাপে ৰাভা ভাষাও একালত সুৰীয়া ভাষা আছিল অৰ্থাৎ সুবভেদে ৰাভা ভাষাৰ বিৰোধী প্ৰয়োগ হৈছিল। সম্পৰ্কত বাভা ভাষাত এই সুবৰ বিশিষ্টতা লোপ পাই গৈছে আৰু ইয়াৰ সলনি বিভিন্ন ভাষাৰ প্ৰভাৱত বিশেষকৈ অসমীয়া প্ৰভৃতি ভাৰতীয় আৰ্য ভাষাৰ প্ৰভাৱত বাক্যৰ সুব লহৰ (*intonation*), বহিংসঙ্গি (*external junction*), শ্বাসাঘাত (*stress*), মহাপ্রাণতা (*aspiration*), স্বৰৰ গুণ-বৃক্ষি-সম্প্ৰসাৰণ আদিৰহে বিৰোধী প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে ৰাভা ভাষাত মূলৰ (তিব্বত-বৰ্মীয় বৃহৎ বড়ো ভাষা সমষ্টি) সীমিত সংখ্যক স্বৰ আৰু ব্যঞ্জনৰ পৰিবৰ্তে বৰ্তমানে অধিক সংখ্যক স্বৰ আৰু ব্যঞ্জন পোৱা গৈছে। এই ভাষা-মূলৰ আটাইতকৈ কম বিকশিত দেউৰী ভাষাৰ ৬টা স্বৰ ধ্বনি, ২টা অৰ্দ্ধ স্বৰ আৰু ১৪টা ব্যঞ্জন ধ্বনিৰ বিপৰীতে ৰাভা ভাষাত ৮টা স্বৰধ্বনি, তিনিটা অন্তঃস্থ ধ্বনি আৰু ২৩টা ব্যঞ্জন ধ্বনিৰ প্ৰয়োগ আছে”^৪

ৰূপতন্ত্ৰৰ ক্ষেত্ৰত দেখা যায় যে ৰাভা ভাষাটোৰ কিছুমান ক্ষেত্ৰত চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অযোগাত্মক লক্ষণ ফুটি উঠিছে। যেনে-নাং আয়া (তোমাৰ মা), নাং চাকি (তোমাৰ দ্বাৰা), নাং খাতা (তোমাৰ ওচৰত) ইত্যাদি ৰূপত নাং (তই/তুমি) সৰ্বনামত কোনো বিভক্তি যোগ হোৱা নাই। কিন্তু সময়ৰ বিৱৰণত মূলৰ এই বৈশিষ্ট্যটোৰ পৰিবৰ্তন ঘটি যোগাত্মক হৈ পৰিল অৰ্থাৎ মূল শব্দৰ পাছত বিভিন্ন প্ৰত্যয় বা বিভক্তি যোগ হৈ সাধিত শব্দ, সংযুক্ত ধাতু গঠন হ'বলৈ ধৰিলৈ।

৪.ৰাভা হাকাচাম, উপেন : উক্ত গ্ৰন্থ, পৃ-১৯৯

৩.২০ ৰাভা উপভাষা আৰু মান্য ভাষা :

ৰাভা ভাষাৰ উপভাষা তিনিটা। যেনে— ৰংদানি, মায়তৰি আৰু কোচা উপভাষা।

ৰংদানি উপভাষা অসমৰ গোৱালপাৰা জিলাত আৰু মায়তৰি উপভাষা অসমৰ গোৱালপাৰা আৰু মেঘালয়ৰ গাৰো পাহাৰ জিলাত কোৱা হয়। আনহাতে কোচা উপভাষা অসমৰ ধুৰূৰী আৰু কোক্ৰাবাৰ আৰু পশ্চিমবঙ্গৰ কোচবিহাৰ আৰু জলপাইগুৰি জিলাত কোৱা হয়।

ৰাভা উপভাষাসমূহ ভৌগোলিক উপভাষা নহয়, শ্ৰেণীগত উপভাষাহে। যদিও এই উপভাষাসমূহ সুকীয়া সুকীয়া ভৌগোলিক ক্ষেত্ৰত অৱস্থিত, দৰাচলতে এই উপভাষাসমূহৰ সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক অৱস্থিতিৰ বিশেষ ভূমিকা নাই বুলিবই পাৰি। উপভাষা তিনিটা ৰাভাসকলৰ তিনিটা প্ৰধান ফৈদ, যথাক্রমে ৰংদানি, মায়তৰি আৰু কোচা ফৈদৰ মাজত প্ৰচলিত। যিহেতু এই উপভাষা তিনিটা ফৈদ অনুযায়ী সৃষ্টি হৈছে, সেইকাৰণে এইবোৰক সামাজিক উপভাষা (social dialect) বুলি কোৱাহে বেছি সমীচিন হ'ব।

এই উপভাষাসমূহ সৃষ্টিৰ মূলতে হৈছে নিকট জনগোষ্ঠীয় উপভাষাসমূহৰ প্ৰভাৱ। কোচা উপভাষাটোৰ চাৰিওফালে একেমূলীয় বৰো ভাষা, আৰ্যমূলীয় অসমীয়াৰ ৰাজবংশী উপভাষা আৰু বাংলা ভাষা কোৱা হয়। সেইকাৰণে এই কেইটা ভাষাৰ প্ৰভাৱ কোচা উপভাষাত লক্ষ্য কৰা যায়। আনহাতে মায়তৰি উপভাষাৰ নিকট ভাষা হৈছে একেমূলীয় গাৰো ভাষা, কোচ ভাষা আৰু আৰ্যমূলীয় হাজং ভাষা। এই কেইটা উপভাষাৰ ভিতৰত অকল ৰংদানি উপভাষাইহে কিছু পৰিমাণে মূল বৈশিষ্ট্য বজাই ৰাখিছে। অৱশ্যে ৰংদানি আৰু মায়তৰি উপভাষাৰ মাজত বেছিকে বৈসাদৃশ্য পৰিলক্ষিত নহয়। কিন্তু তাৰ পৰিৱৰ্তে এই উপভাষা দুটাৰ সৈতে কোচা উপভাষাৰ বৈসাদৃশ্য যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায়।^৫

ৰাভা ভাষাৰ মান্য ৰূপ নিৰ্ণয় কৰিবলৈ হ'লে এই তিনিটা উপভাষাৰ পৰাই গ্ৰহণ কৰিব লাগিব। সাধাৰণতে উপভাষাৰ পৰা মান্য ৰূপ নিৰ্দাৰণ কৰিবলৈ হ'লে নিৰ্বাচন (selection), সুস্থিৰকৰণ (codification), কাৰ্যক্ষেত্ৰৰ প্ৰসাৰণ (elaboration of function) আৰু সৰ্বসম্মত গ্ৰহণ (acceptance)— এই চাৰিটা পৰ্যায়ৰ মাজেদি যাব লগা হয়।^৬ “যিটো ভাষাৰ (একেটা শ্ৰেণীৰ লোকে দৈনন্দিন জীৱনত আদান-প্ৰদানৰ সময়ত মুখেৰে উচ্চাৰণ কৰা সুশ্ৰংখলিত যাদৃচ্ছিক ধৰনি প্ৰতীক) প্ৰাচীন ঐতিহ্য (Historicity) আৰু নিজস্ব গাঁথনিক ক্ষমতা অৰ্থাৎ স্বয়ং সম্পূৰ্ণতাৰ

৫.ৰাভা হাকাচাম, উপেন : উক্ত গ্ৰন্থ, দ্বিতীয় সংস্কৰণ, ২০০৩, পৃ. ৫১

৬. Riley, brian T.: *Socio-linguistics: Language in Culture and Society*, 2000, p. 49

(Autonomy) লগতে স্থায়িত্ব আছে, সেই ভাষাই দোরান (Vernacular) পর্যায়ৰ পৰা মান্যতালৈ (standardization) উধাব পাৰে।^৭

উপৰি উক্ত গুণসমূহ পৰ্যালোচনা কৰি চালে দেখা যায় যে ৰাভা ভাষাৰ তিনিওটা উপভাষাবে নিজস্ব গাঁথনিক ক্ষমতা আছে। কিন্তু এই গাঁথনি নিৰ্ভুল ৰূপে পোৱা যায় ৰংদানি উপভাষাত। তদুপৰি দুধনৈৰ ৰাভা ভাষা পৰিষদে কেইবাখনো ব্যাকৰণ প্ৰকাশ কৰি ৰংদানি উপভাষাটোক এটা সুনিৰ্দিষ্ট ব্যাকৰণিক ৰূপ দিছে। ৰাভা ভাষাৰ প্ৰাচীনতম নিৰ্দৰ্শন গ্ৰীয়াৰ্ছনৰ ‘Linguistic Survey of India’-ত অন্তৰ্ভৃত পাঠটো ৰংদানি উপভাষাতে বচনা কৰা হৈছে। তদুপৰি ৰাভা ভাষাৰ প্ৰথম ছপা পুঁথি ‘মাৰ্কনি নিমা সাইকাই’ও বচনা কৰা হৈছিল ৰংদানি উপভাষাত। আনন্দাতে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত দেখা যায় যে মায়তৰি আৰু কোচা উপভাষাত তেনেকৈ গ্ৰন্থ প্ৰকাশিত হোৱা নাই বুলিবই পাৰি। কিন্তু ৰংদানি উপভাষাত প্ৰকাশিত গ্ৰন্থৰ পৰিমাণ যথেষ্ট। লক্ষ্মী ফেনানৰ ‘ৰণনা-চন্দনা’ (১৯৬৩), খণ্ডন হাটোৰ ‘হাচুইনি খুৰাং (১৯৬৬)’, প্ৰসন্ন কুমাৰ পামৰ ‘দোদান বীৰ’ (১৯৭৮) আদি বছ কেইখন নাটক ; ৰাজেন পামৰ ‘কাঢ়া নলৰ মৌসৰা সুৰ’ (১৯৬০), ‘ৰাভা গীতমালা’ (১৯৯৯), গণপতি পামৰ ‘আঙি খুৰাং আঙি চায় (১৯৮৯)’, উপেন ৰাভা হাকাচামৰ ‘সতী দুমক্টি’ (১৯৮৮), ‘ৰংগীৰ পশৰৰাম’ (১৯৯৮), পৰীক্ষিত ৰাভাৰ ‘আঙি চায়-ঈ নাং’ (১৯৮৮), ‘মাদাপকায় গাঞ্জিনি খুৰাং’ (১৯৯১), লিষ্টি ৰাভা ৰংখোৰ ‘ইছি উছি তৎকায় চায়’ (১৯৯১), ‘চায় ছাৰা আছাম’ (১৯৭৪), ‘হৰছায় হৰছায়’ (১৯৮১) ইত্যাদি প্ৰকাশিত গ্ৰন্থৰে ৰংদানি উপভাষাটো যথেষ্ট চহকী। ৰাভা ভাষাত প্ৰথম ব্যাকৰণ বচিত হয় ৰংদানি উপভাষাত। ৰাজেন্দ্ৰ ৰংখোৰ ‘ৰাভা জিৱাও অৰগি (ৰাভা কাথা) ভাগ টেকাং’ (১৯৪৮) নামৰ ৰংদানি উপভাষাত বচিত ব্যাকৰণখনেই ৰাভা ভাষাত লিখা প্ৰথমখন ব্যাকৰণ। তাৰপাছত ১৯৫১ চনত অধৰ চন্দ্ৰ ৰাভাই ‘সংৰায়া ৰাভা কাথা’ বচনা কৰে।

শব্দ সম্ভাৰৰ ফালৰ পৰা দেখা যায় যে অন্যান্য উপভাষাৰ তুলনাত ৰংদানি উপভাষাৰ শব্দ সম্ভাৰ অতি চহকী। ইতিমধ্যে ৰাভা ভাষা পৰিষদে অসমীয়া আৰু ইংৰাজী প্ৰতিশব্দেৰে ‘ৰাভা ৰাওথাপ’ শীৰ্ষক শব্দপুঁথি প্ৰকাশ কৰি উলিয়াইছে। তদুপৰি ৰাজেন ৰাভাৰ ‘ৰাভা শব্দ সম্ভাৰ’, নবীন ৰাভাৰ ‘ৰাভা শব্দপুঁথি’, U.V. Jose-ৰ ‘Rabha-English Dictionary-Khurangnala’ ইত্যাদি ৰংদানি উপভাষাৰ শব্দ সমূহক লৈয়ে বচিত হৈছে। পুৰণি কালত ৰাভা ভাষাত বিমূৰ্ত অৰ্থবাচক শব্দ খুৰ কম আছিল। সেয়ে ভাৰ প্ৰকাশৰ সীমাৰদ্ধতাও আছিল। বৰ্তমান কালত অন্যান্য

৭. ৰাভা হাকাচাম, উপেনঃ উক্ত গ্ৰন্থ, দ্বিতীয় সংস্কৰণ, ২০০৩, পৃ. ২৮

ভাষার লগত সমানে আগবঢ়াই নিবলে হ'লে জ্ঞান-বিজ্ঞানৰ লগত জড়িত শব্দসমূহৰ একান্তই প্ৰয়োজন। এই প্ৰয়োজনীয়তালৈ লক্ষ্য বাখি ৰাভা ভাষা পৰিষদে ‘ৰাভা ৰাওছামি’ নামৰ এখন পৰিভাষিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সেয়েহে “বৰ্তমান অসমৰ জনগাঁথনিক অৱস্থিতি (Demography), জনসংখ্যা, জনবল, সাহিত্য-কৃতি, ভাষা সমাদৰ ইত্যাদি দিশ বিবেচনা কৰি বৎসনি উপভাষাক মান্যতাৰ স্থানত বহুওৱা হৈছে। অৱশ্যে বৎসনি উপভাষার আধাৰত মায়তাৰি উপভাষার ধৰ্মনি বৈচিত্ৰ্য আৰু কোচা উপভাষার শব্দ প্ৰাচুৰ্য স্বীকাৰ কৰি বৰ্তমান মান্য ৰাভা ভাষাৰ সৌধ নিৰ্মিত হৈছে”


৩.৩০ ৰাভা ভাষাৰ ধৰনিতত্ত্ব : চমু আভাস :

৩.৩১ স্বৰধৰণি :

ৰাভা ভাষাত আঠটা বিশিষ্ট স্বৰধৰণি আছে। ইহাতক জিভাৰ অৱস্থান আৰু উচ্চতা অনুসৰি তলত দিয়া ধৰণে তালিকা কৰিব পাৰি :-

তালিকা নং-১

প্রান্তীয় (বিচুটোষ্য)	কেন্দ্ৰীয়	মূলীয় (স্বচুটোষ্য)



৮.ৰাভা হাকাচাম, উপেন : উক্ত গ্ৰন্থ, দিতীয় সংস্কৰণ, ২০০৩, পৃ. ২৮

৯.ৰাভা হাকাচাম, উপেন : উক্ত গ্ৰন্থ, দিতীয় সংস্কৰণ, ২০০৩, পৃ. ৪৬

৩.৩২ ব্যঞ্জন ধ্বনি :

বাভা ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি ২২টা। উচ্চারণৰ স্থান আৰু ধৰণ অনুযায়ী এই ব্যঞ্জন বণবিলাকক তলত দিয়া ধৰণে তালিকাভূক্ত কৰিব পাৰি।^{১০}

তালিকা নং-২

	বৌঢ়্য		দস্তমূলীয়-তালব্য		পশ্চ তালব্য		কঠ্য
	অঘোষ	সঘোষ	অঘোষ	সঘোষ	অঘোষ	সঘোষ	
১. স্পর্শ ধ্বনি							
অঙ্গপ্রাণ	প /p/	ব/b/	ত/t/	দ/d/	ক/k/	গ/g/	
মহাপ্রাণ	ফ/ph/	ভ/bh/	থ/th/	ধ/dh/	খ/kh/	ঘ/gh/	
২. স্পৃষ্ট ধ্বনি							
অঙ্গপ্রাণ			চ/tc/	জ/dz/			
মহাপ্রাণ			ছ/ts/	ঝ/dzh/			
৩. নাসিক্য ধ্বনি			ম/m/	ন/n/		ঙ/঱/	
৪. উম্ব ধ্বনি							হ/h/
৫. পার্শ্বিক ধ্বনি				ল/l/			
৬. কল্পিত ধ্বনি				ৰ/r/			

৩.৪০ ৰাভা ভাষাৰ ৰূপতত্ত্বঃ

৩.৪১ বচনঃ

ৰাভা ভাষাত বচন ব্যাকবণগত নহয়। ৰাভাত বচন দুবিধি— একবচন আৰু বহুবচন। একবচনবাচক শব্দৰ পাছত কেতোৰ প্রত্যয় লগ লগাই বহুবচন গঠন কৰা হয়। ৰাভা ভাষাত বহুবচনবাচক প্রত্যয় সাধাৰণতে তিনিটা— -তাং, -ৰং আৰু -বিজান।

-তাংঃ ব্যক্তিবাচক, জাতিবাচক আৰু প্রাণীবাচক নামপদৰ পাছত সাধাৰণতে ‘তাং’ প্রত্যয় লগ লাগে। যেনে-

কামাৰতাং, ‘কমাৰসকল’
কুৰ্মাতাং, ‘অতিথিসকল’
গাবুৰতাং, ‘ডেকাসকল’
দৰায়তাং, ‘গাভৰসকল’ ইত্যাদি।

-ৰংঃ নামবাচক বিশেষ্য, সম্মোধন বুজোৱা শব্দ আৰু ব্যক্তিবাচক সর্বনামৰ পাছত ‘ৰং’ প্রত্যয় লগ লাগে। যেনে-

চন্দনৰং, ‘চন্দনহিঁত’
ফাজ়ৰং, ‘জেঠাসকল’
বিবিৰং, ‘বাইদেউসকল’

-বিজানঃ প্রাণীবাচক, অপ্রাণীবাচক আদি সকলো বিশেষ্য পদ আৰু অব্যক্তিবাচক সর্বনামৰ লগত ‘-বিজান’ প্রত্যয় যোগ হয়। যেনে-

উবিজান, ‘সেইবোৰ’
এবিজান, ‘এইবোৰ’
তোবিজান, ‘চৰাইবোৰ’
পানবিজান, ‘গছবোৰ’
মেমাংবিজান, ‘প্ৰেতাঞ্চাবিলাক’ ইত্যাদি।

৩.৪২ লিঙ্গঃ

ৰাভা ভাষাত লিঙ্গও ব্যাকবণগত নহয়। ৰাভাত সাধাৰণতে তিনিটা উপায়েৰে লিঙ্গ নিৰ্ণয় কৰা হয়। যেনে—

(ক) লিঙ্গ নিৰপেক্ষ শব্দৰ লগত মতা বা মাইকী বুজোৱা শব্দ ব্যৱহাৰ কৰি পুংলিঙ্গ আৰু
স্ত্ৰীলিঙ্গ বুজোৱা হয়। সাধাৰণতে মানুহবাচক শব্দত মতা বুজোৱা ‘মুছা’ আৰু মাইকী বুজোৱা ‘মিচা’
শব্দ যোগ কৰি পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ গঠন কৰা হয়। যেনে—

মুছা কায়, ‘পুৰুষ’	মিচা কায়, ‘মহিলা’
ছাৱা মুছা, ‘ল’ৰা’	ছাৱা মিচা, ‘ছোৱালী’

প্রাণীবাচক শব্দৰ ক্ষেত্ৰত ‘মাৰা’(মতা) আৰু ‘মাজু’(মাইকী) শব্দ যোগ কৰি পুংলিঙ্গ আৰু
স্ত্ৰীলিঙ্গ গঠন কৰা হয়। যেনে—

হাঁচি মাৰা, ‘মতা হাঁহ’	হাঁচি মাজু, ‘মাইকী হাঁহ’
তোখা মাৰা, ‘কোৱা’	তোখা মাজু, ‘কাউৰী’

কেতিয়াৰা কেতিয়াৰা প্রাণীবাচক শব্দৰ ক্ষেত্ৰত ‘ভোটা’(মতা) আৰু ‘জিৱা’(মাইকী) শব্দ
যোগ কৰিও পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ গঠন কৰা হয়। যেনে—

কি ভোটা, ‘মতা কুকুৰ’	কি জিৱা, ‘মাইকী কুকুৰ’
----------------------	------------------------

সেইদৰে চৰাইবাচক শব্দৰ ক্ষেত্ৰত ‘গগো’ আৰু ‘কুলি’ শব্দ যোগ কৰিও পুংলিঙ্গ আৰু
স্ত্ৰীলিঙ্গ গঠন কৰা হয়। যেনে—

তো গগো, ‘মতা কুকুৰা’	তো কুলি, ‘মাইকী কুকুৰা’
----------------------	-------------------------

(খ) ৰাভা ভাষাত ‘ঈ’ আৰু ‘নী’ স্ত্ৰী প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ গঠন কৰা হয়। যেনে-

জল্লা, ‘অঁকৰা’	জল্লী, ‘আঁকৰী’
জাৰা, ‘পগলা’	জাৰী, ‘পাগলী’
বিয়াই, ‘বিয়ে’	বিয়াইনী, ‘বিয়েনী’
ভেৱা, ‘অজলা’	ভেৱী, ‘আজলী’ ইত্যাদি।

(গ) সুকীয়া সুকীয়া শব্দ প্ৰয়োগ কৰিও ৰাভা ভাষাত পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ নিৰ্ণয় কৰা হয়।

যেনে—

উম্বা, ‘পতি’	মিচিক, ‘পত্নী’
গাবুৰ, ‘ডেকা’	দৰায়, ‘গাভৰ’

গিমি, ‘ভিনিহি’	বিবি, ‘বাই’
চাতুরি, ‘দৰা’	জিতুরি, ‘কইনা’
বাৱা, ‘পিতৃ’	জিৱা, ‘মাতৃ’

৩.৪৩ কাৰক :

ৰাভা ভাষাত কাৰক সাত প্ৰকাৰৰ— (১) কৰ্তা কাৰক, (২) কৰ্ম কাৰক, (৩) কৰণ কাৰক, (৪) সম্প্ৰদান কাৰক, (৫) অপাদান কাৰক, (৬) সম্বন্ধ কাৰক আৰু (৭) অধিকৰণ কাৰক।

“ৰাভা ভাষাত কৰ্তা কাৰকত কোনো বিভক্তি যোগ নহয়।”^{১১} সেইদৰে কৰণ কাৰকৰ বাবে কোনো সুকীয়া বিভক্তি নাই। পাকে, তেকা, চাকি আদি পৰসৰ্গ যোগ দি কৰণ কাৰকৰ কাম কৰা হয়। আনহাতে সম্বন্ধ কাৰকৰ লগত ‘-পাৰা’ পৰসৰ্গ যোগ দি অপাদান কাৰক কৰা হয়। তলত কাৰক আৰু কাৰক-বিভক্তিৰ তালিকা এখন দিয়া হ'ল।^{১২}

তালিকা নং— ৩

কাৰক	বিভক্তি/অনুপদ
কৰ্তা কাৰক	-Ø
কৰ্ম কাৰক	-অ/-ও/-Ø
কৰণ কাৰক	-পাকে/-চাকি/-তেকা
সম্প্ৰদান কাৰক	-না/-মা/-ঙা/-আ
অপাদান কাৰক	-পাৰা
সম্বন্ধ কাৰক	-নি/-মি/-ঙি/-ই
অধিকৰণ কাৰক	-আয়/-ই/-ছি/-তি দিগি/দাগা/খাতাং

১১.ৰাভা হাকাচাম, উপেন : উক্ত প্ৰস্তুতিৰ সংস্কৰণ, ২০০৩, পৃ. ১০১

১২.ৰাভা হাকাচাম, উপেন : ৰাভা কথিত ভাষা আৰু অসমীয়া ভাষা : এটি তুলনামূলক অধ্যয়ন, অপৰাশিত গৱেষণা প্ৰস্তুতি, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৯৭, পৃ. ১২২-১২৩

৩.৪৪ পুরুষ :

বাভা ভাষাত পুরুষ তিনিটা— প্রথম পুরুষ, দ্বিতীয় পুরুষ আৰু তৃতীয় পুরুষ।

তিনিওটা পুরুষৰে একবচন আৰু বহুবচনৰ ক্রপ বেলেগ বেলেগ। যেনে—

তালিকা নং-৪

পুরুষ	একবচন	বহুবচন
প্রথম পুরুষ	আং, ‘মই’	চিং, ‘আমি’
দ্বিতীয় পুরুষ	নাং, ‘তুমি’	নাৰং, ‘তোমালোক’
তৃতীয় পুরুষ	উ/ও, ‘সি/তাই/তেওঁ’	ওৰং, ‘সিহঁত/তেওঁলোক’

৩.৪৫ ক্রিয়া-বিভক্তি :

ৰাভা ভাষাত কাল আৰু দশাক সামৰি ল'লে সৰ্বমুঠ এঘাৰটা ক্রিয়া-বিভক্তি পোৱা যায়। সেই ক্রিয়া-বিভক্তিবোৰ তালিকা এখন তলত দিয়া হ'ল।^{১০} উল্লেখযোগ্য যে এই ক্রিয়া-বিভক্তিবোৰ সকলো পুৰুষতে একে হয়।

দশা	বর্তমান কাল	অতীত কাল	ভৱিষ্যৎ কাল
নিত্য / সাধাৰণ	-আ	-আ + মুঁন	-নো
ঘটমান	-এতা	-এতা+মুঁন	—
স্বৰূপ / পূৰ্ণ	-জো	-জো+মুঁন	—
অপূৰ্ণ	-নাতা	-নাতামুঁন	—
তাৎকালিক/অদৃৰ	-না	—	-নাজো

৩.৪৬ ৰাভাত অসমাপিকা ক্রিয়া গঠন কৰিবলৈ ‘-এ’, ‘-য়’ অথবা ‘-ই’ বিভক্তি ধাতুৰ পাছত যোগ কৰা হয়। আনহাতে ক্রিয়াৰ নওৰ্থেক ৰূপ গঠন কৰিবলৈ ‘-চা-’ মধ্যসর্গ আৰু ‘তা-’ পূৰ্বসর্গৰ যোগ কৰা হয়।

৩.৫০ ৰাভাসকলৰ দ্বিভাষিক স্থিতি :

দ্বিভাষিত অসম তথা উত্তর-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ এক অন্যতম বৈশিষ্ট্য। এই সম্পর্কে এক সমীক্ষাত কোৱা হৈছে যে—“ *More than 75 percent of the tribal people in north-eastern India are bilingual, their second language being mostly either Assamese or Bengali. Incidentally, the percentage of bilingualism is the highest in the region 29.76 percent compared to just 0.18 percent in Rajasthan which is the lowest. The national average is*

about 8 percent. This is due to high ratio of tribal population in north-eastern India.”^{১৪} অসমৰ প্ৰায় সংখ্যক জনজাতীয় গোষ্ঠীয়ে নিজৰ নিজৰ মাজত কথা পাতিবলৈ নিজা ভাষাৰ প্ৰয়োগ কৰে যদিও অন্য জনগোষ্ঠীৰ লগত কথা পাতিবলৈ অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে কিছুমান জনজাতীয় লোকে অসমীয়া ভাষাকে প্ৰথম ভাষা বা মাতৃভাষা হিচাপে প্ৰয়োগ কৰে। এই সম্পর্কে ভাষাবিদ ভীমকান্ত বৰুৱাৰ মন্তব্য অতি প্ৰাসঙ্গিক। তেওঁৰ মতে—“কিছুমান জনগোষ্ঠীয়ে ঘৰৰ ভিতৰত বা নিজা জনগোষ্ঠীৰ মাজত আৰু ঘৰৰ বাহিৰৰ সমাজত ভাৱ আদান-প্ৰদানৰ ভাষা ৰাপে অসমীয়া ভাষাকেই ব্যৱহাৰ কৰে। আকৌ অন্য কিছুমান জনগোষ্ঠীয়ে ঘৰৰ ভিতৰত বা নিজা জনগোষ্ঠীটোৱ ভিতৰত এটা ভাষা কয় আৰু জনগোষ্ঠীটোৱ নিজা মানুহৰ বাহিৰে অন্যৰ লগত কথা পাতিব লগা হ'লেই অসমীয়া ভাষা ব্যৱহাৰ কৰে। সামগ্ৰিক ভাৱে চালে অসমৰ ভাষা ক্ষেত্ৰত পোৱা এই দুটা ৰূপৰ অধিক তাৎপৰ্যপূৰ্ণ। ইয়াৰ পৰা দেখা যায় যে অসমৰ সকলো জনগোষ্ঠীয়েই অসমীয়া ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ অসমৰ জনজাতীয় ভাষা-ভাষী লোকসকল দ্বিভাষী।”^{১৫} ৰাভাসকলো এই পৰিস্থিতিৰ ব্যতিক্ৰম নহয়। ৰাভাৰ ৰংদানি, মাহিতৰি আৰু কোচা ফৈদৰ মাজতহে ৰাভা ভাষাৰ প্ৰচলন আছে। বাকী পাঁচটা ফৈদ, যেনে—পাতি, দাহৰি, বিটলীয়া, টোটলা আৰু হানাসকলে পূৰ্ব পুৰুষৰ ৰাভা ভাষা পৰিহাৰ কৰি অসমীয়া ভাষাকে গ্ৰহণ কৰিছে। আনহাতে ৰাভা ভাষী ফৈদ তিনিটাও অন্য জনগোষ্ঠীৰ লগত কথা পাতিবলৈ অসমীয়া ভাষাকে ব্যৱহাৰ কৰে। গতিকে ৰাভাসকলৰ ভাষাৰ ক্ষেত্ৰত তিনিটা দিশ দেখিবলৈ পোৱা যায়— ৰাভা ভাষা, সিহঁতৰ দ্বিভাষিক আচৰণ আৰু কথিত অসমীয়া (যাক ৰাভামিজ বুলি নামকৰণ কৰা হৈছে)।^{১৬}

১৪.Tunga, Sudhansu S.: ‘Sociology of Language-North-Eastern Case’, LINGUISTIC SITUATION IN NORTH-EAST INDIA, [ed. M. Miri], 2nd edition, 2003, p. 119

১৫. বৰুৱা, ভীমকান্ত : অসমৰ ভাষা, তৃতীয় সংস্কৰণ, ১৯৯৬, পৃ. ১৫

১৬. “The present linguistic position of the Rabhas is very peculiar. It shows three things : the Rabha language, their bilingual behaviour and spoken Assamese, i.e. newly developed broken Assamese with the Rabha community.”—Goswami, S. N.: প্ৰাণকৃত গ্ৰন্থ, পৃ. ২৪

৩.৬০ ৰাভামিজ আৰু অসমীয়াৰ আঞ্চলিক ৰূপ :

ৰাভাসকলৰ মাজত প্ৰচলিত অসমীয়া বা ৰাভামিজক দুটা ৰূপত পোৱা যায়—

(ক) ৰাভা পিজিন (Rabha pidgin) আৰু

(খ) অসমীয়া ক্ৰেওল (Assamese Creole)^{১৭}

ৰাভা জনগোষ্ঠীৰ ৰংদানি, মায়তৰি আৰু কোচা ফৈদৰ লোকসকলে নিজৰ নিজৰ মাজত কথা-বতৰা পাতিবলৈ ৰাভা ভাষাকে ব্যৱহাৰ কৰে যদিও অন্যান্য জনগোষ্ঠীৰ লগত যোগাযোগৰ বেলিকা ৰাভামিজ ব্যৱহাৰ কৰে। যিহেতু তেওঁলোকৰ মাতৃভাষা ৰাভা আৰু ৰাভামিজ দ্বিতীয় ভাষাহে, সেয়েহে তেওঁলোকৰ ৰাভামিজক পিজিনৰ পৰ্যায়তে আছে বুলি ক'ব পাৰি।^{১৮} ৰাভামিজৰ এই পিজিন ৰূপটোত প্ৰচুৰ পৰিমাণে ৰাভা ভাষাৰ উপাদান পোৱা যায়।

আনহাতে ৰংদানি, মায়তৰি আৰু কোচা ফৈদৰ বাহিৰে বাকী পাঁচটা ফৈদ, যেনে—পাতি, দাহৰি, বিটলীয়া, টৌটলা আৰু হানাসকলৰ মাজত ৰাভা ভাষাৰ পৰিৱৰ্তে ৰাভামিজ ভাষাইহে প্ৰধান বা মাতৃভাষা হিচাপে ব্যৱহাৰ হয়। ভাষাবিজ্ঞনৰ ফালৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে ৰাভা ভাষা নোকোৱা এই কেইটা ফৈদে কোৱা অসমীয়া ভাষাৰ এই ৰূপটো অৰ্থাৎ ৰাভামিজে ক্ৰেওলৰ মৰ্যাদা লাভ কৰিছে। পিজিনৰ দৰে ক্ৰেওলো এটা মিশ্রিত ভাষা।^{১৯} সাধাৰণতে যেতিয়া এটা পিজিনক কোনো এটা জনগোষ্ঠীয়ে স্বাভাৱিকভাৱে প্ৰথম ভাষা হিচাপে প্ৰয়োগ কৰে, তেতিয়াই সি ক্ৰেওললৈ উন্নীত হয়। “*When a pidgin becomes a lingua franca, it is called a creole. Thus a pidgin may extend beyond its limited function and permeate through various other objectives. Then it may acquire a standardized grammar, vocabulary and sound system and it may then spoken by an increasing number of people as their first language.*”^{২০} সেই অৰ্থত ৰাভামিজেই ৰাভাৰ এই পাঁচটা ফৈদৰ মাতৃভাষা বা প্ৰথম ভাষা হোৱা হেতুকে এই উপভাষাটোক এটা ‘ক্ৰেওল’ বুলি ক'ব পাৰি।

১৭. ৰাভা, হাকাচাম, উপেন : ৰাভামিজ-ভাষা আৰু নিদৰ্শন, ২০০৫, পৃ. ৩০


১৮. ৰাভা, হাকাচাম, উপেন : উক্ত গ্ৰন্থ, পৃ. ৩০

১৯. এই গ্ৰন্থৰ অনুচ্ছেদ ১.৭০

২০. Varshney, R.L. : *An Introduction Text Book of Language and Phonetics*, 2002, p. 302.

৩.৭০ ৰাভামিজৰ আঞ্চলিক ৰূপ :

পিজিন আৰু ক্ৰেওলৰ পৰ্যায়ত থকা ৰাভামিজক বেখাচিত্ৰ সহায়েৰে তলত দিয়া
ধৰণে কেইটামান আঞ্চলিক ৰূপত ভাগ কৰিব পাৰি—



এনেদৰে আঞ্চলিক ৰূপবোৰ সৃষ্টি হোৱাৰ মূলতে হ'ল অসমীয়া ভাষাৰ বিভিন্ন আঞ্চলিক
ৰূপ অথবা ৰাভা ভাষাৰ উপভাষাবোৰ প্ৰভাৱ। ৰাভা পিজিনৰ ৰূপবোৰৰ ক্ষেত্ৰত ৰাভাৰ ৰংদানি,
মাইতিবি আৰু কোচা উপভাষাৰ প্ৰভাৱ স্পষ্ট। অৰ্থাৎ ৰংদানি, মায়তিবি আৰু কোচা উপভাষাৰ
উপাদানে ৰাভামিজৰ এই কেইটা আঞ্চলিক ৰূপক পৃথক কৰি তুলিছে। সেইদৰে ক্ৰেওলৰ মৰ্যাদা
লাভ কৰা ৰাভামিজৰ আঞ্চলিক ৰূপবোৰৰ সৃষ্টিৰ ক্ষেত্ৰত সেই সেই অঞ্চলত কথিত অসমীয়াৰ
প্ৰভাৱে বিশেষ অৱিহণা যোগাইছে। আনহাতে এই আঞ্চলিক ৰূপবোৰৰ মাজত উচ্চাৰণগত
পাৰ্থক্যই বৰ্তমান; শব্দগত পাৰ্থক্যও কিছু পৰিমাণে আছে। কিন্তু বাক্যৰ গাঁথনি প্রায় সকলো
অঞ্চলতে একে। সেই ফালৰ পৰা এই আঞ্চলিক ভেদবোৰ থকা সত্ত্বেও ইয়াক এটা উপভাষাৰ

শারীত পেলাব পাবি।

তলত ৰাভামিজৰ আঞ্চলিক ৰূপবোৰৰ মাজত থকা ধ্বনিগত আৰু শব্দগত পার্থক্যসমূহ
উল্লেখ কৰা হ'ল।

ধ্বনিগত পার্থক্য :

(১) মান্য অসমীয়া ভাষাৰ /ও/ ধ্বনিটো ৰংদানি আৰু মাইতৰিত /অ'/ আৰু অন্যান্য
আঞ্চলিক ৰূপত /উ/লৈ সলনি হয়। যেনে—

মান্য অসমীয়া	মাইতৰি	ৰংদানি	কোচা	পশ্চিম দুধনৈ	পূৰ্ব দুধনৈ	টংলা	তামুলপুৰ
ওপৰ	অ'পৰ	অ'পুৰ	উপৰ	উপাৰ	উপাৰ	উপাৰ	উপাৰ
কাপোৰ	কাপ'ৰ	কাপ'ৰ	কাপুৰ	কাপুৰ	কাফুৰ	কাপুৰ	কাপুৰ
ভোক	ভ'ক	ব'ক	বুক	ভুক	ভুক	ভুক	ভুক

ব্যতিক্রমে কেতিয়াবা এই /ও/ ধ্বনিটো সকলো আঞ্চলিক ৰূপতে /অ'/ ধ্বনি হোৱা
দেখা যায়। যেনে—

মান্য অসমীয়া	মাইতৰি	ৰংদানি	কোচা	পশ্চিম দুধনৈ	পূৰ্ব দুধনৈ	টংলা	তামুলপুৰ
আঘোন	আঘ'ন	আগ'ন	আগ'ন	আঘ'ন	আঘ'ন	আঘ'ন	আঘ'ন
মোৰ	ম'ৰ	ম'ৰ	ম'ৰ	ম'ৰ	ম'ৰ	ম'ৰ	ম'ৰ
সপোন	শ'প'ন	স'প'ন	স'প'ন	স'প'ন	স'প'ন	স'প'ন	স'প'ন

(২) /ভ/ ধ্বনিটো ৰংদানি আৰু কোচা পিজিনত /ব/লৈ পৰিবৰ্তন হয় যদিও বাকী
কেইটা আঞ্চলিক ৰূপত অপৰিৱৰ্তিত হৈ থাকে। যেনে—

মান্য অসমীয়া	মাইতৰি	ৰংদানি	কোচা	পশ্চিম দুধনৈ	পূৰ্ব দুধনৈ	টংলা	তামুলপুৰ
ভাত	ভাত	বাত	বাদ	ভাত	ভাত	ভাত	ভাত
ভোক	ভ'ক	ব'ক	ব'ক	ভুক	ভুক	ভুক	ভুক

(৩) কেতিয়াবা কেতিয়াবা /দ/ ধ্বনিটো কোচা আৰু টংলা মঙ্গলদৈ অঞ্চলৰ বাদে বাকী
কেইটা ৰূপত /ত/ হোৱা দেখা যায়। যেনে—

মান্য অসমীয়া মাইতৰি ৰংধানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 মদ মত মত মদ মত মত মদ মত
 বাদ বাত বাত বাদ বাত বাত বাদ বাত

(৪) /ত/ ধ্বনিটো কোচা আৰু টংলা-মঙ্গলদৈ অঞ্চলৰ ৰূপত /দ/ হয় যদিও বাকী
কেইটা ৰূপত অপৰিৱৰ্তিত হৈয়ে থাকে। যেনে—

মান্য অসমীয়া মাইতৰি ৰংধানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 হাত হাত হাত হাদ হাত হাত হাদ হাত
 ভাত ভাত বাত বাদ ভাত ভাত ভাদ ভাত
 কাট্ কাত কাত কাদ কাত কাত কাদ কাত

(৫) পৰৱৰ্তী অক্ষৰত উচ্চ স্বৰ থাকিলে মান্য অসমীয়াৰ /অ/ ধ্বনিটো মায়তৰি, ৰংধানি,
টংলা-মঙ্গলদৈ আৰু তামুলপুৰ আঞ্চলিক ৰূপত /অ'/, কোচাত /ও/ আৰু পশ্চিম দুধনৈ আৰু পূব
দুধনৈ অঞ্চলত /উ/লৈ পৰিৱৰ্তন হোৱা দেখা যায়। যেনে—

মান্য অসমীয়া মাইতৰি ৰংধানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 কইনা কইনা কইনা কোইনা কুইনা কুইনা কইনা কইনা

(৬) কেতিয়াবা কেতিয়াবা মান্য অসমীয়াৰ অন্ত্য অৱস্থানত প্ৰয়োগ হোৱা /থ/ ধ্বনিটো
তামুলপুৰ অঞ্চলৰ ব্যতিৰেকে কোচাত /দ/ আৰু অন্যান্য আঞ্চলিক ৰূপত /ত/ হোৱা দেখা যায়।
যেনে—

মান্য অসমীয়া মাইতৰি ৰংধানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 উঠ উত উত উদ উত উত উদ উথ

(৭) মান্য অসমীয়া ভাষার /ঘ/ ধ্বনিটো বংদানি আৰু কোচা পিজিনত /গ/ হোৱা দেখা যায় যদিও অন্য ৰূপবোৰত অপৰিৱৰ্তিত হৈ থাকে। যেনে—

মান্য অসমীয়া মাইতৰি বংদানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 আঘোন আঘ'ন আগ'ন আগ'ন আঘ'ন আঘ'ন আঘ'ন
 ঘি ঘি গিউ গিউ ঘি ঘি ঘি
 কেতিয়াবা কেতিয়াবা আকো /ঘ/ ধ্বনিটো কোচা ৰূপৰ বাহিৰে বাকী কেইটা ৰূপত /ক/
 অথবা /গ/ ধ্বনিলৈ পৰিৱৰ্তন হোৱা দেখা যায়। যেনে—

মান্য অসমীয়া মাইতৰি বংদানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 মাঘ মাক মাক মাগ মাক~মাগ মাক~মাগ মাগ মাগ

(৮) মান্য অসমীয়া ভাষার /স/ ধ্বনিটো বংদানি, মায়তৰি, কোচা আৰু পশ্চিম দুধনৈ
 অঞ্চলত /ছ/ বা /শ/ আৰু পূব দুধনৈ আৰু উত্তৰপৰীয়া ক্রেওলত মধ্য আৰু শেষ অৱস্থানত /খ/
 হোৱা দেখা যায়। কিন্তু আদ্য অৱস্থানত পূব দুধনৈ আৰু উত্তৰ পৰীয়া ক্রেওলত ই অপৰিৱৰ্তিত
 ৰূপতে থাকে। যেনে—

মান্য অস. মাইতৰি বংদানি কোচা প. দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 সাৰ শাৰ~ছাৰ শাৰ~ছাৰ শাৰ~ছাৰ ছাৰ সাৰ সাৰ সাৰ
 শেষ শেষ~ছেছ শেষ~ছেছ শেষ~ছেছ ছেছ সেখ~ছেছ সেখ সেখ
 আশা আশা~আছ আশা~আছ আশা~আছ আছ আসা~আখা আসা~আখা আসা~
 আখা
 বিষ বিছ বিছ বিছ বিছ বিখ~বিছ বিখ বিখ

(৯) মান্য অসমীয়াৰ /জ/ ধ্বনিটো মায়তৰি, পূব দুধনৈ আৰু পশ্চিম দুধনৈ অঞ্চলত
 /ঝ/ হোৱা দেখা যায়। যেনে—

মান্য অসমীয়া মাইতৰি বংদানি কোচা পশ্চিম দুধনৈ পূব দুধনৈ টংলা তামুলপুৰ
 জাৰ ঝাৰ জাৰ জাৰ ঝাৰ জাৰ~ঝাৰ জাৰ জাৰ
 জাল ঝাল জাল জাল ঝাল জাল~ঝাল জাল জাল

তালিকা নং—৬

ধ্বনিগত পার্থক্য

মাইতবি	বংদানি	কোচা	পশ্চিম দুধনৈ	পূব দুধনৈ	টংলা	তামুলপুর
/প-/ :	প-	প-	প-	প-	প-	প-
/-প-/ :	-প-	-প-	-প-	-প-	-প-	-প-
/-প/ :	-প	-প	-প	-প	-প	-প
/ত-/ :	ত-	ত-	দ-	ত-	ত-	ত-
/-ত-/ :	-ত-	-ত-	-দ-	-ত-	-ত-	-ত-
/-ত/ :	-ত	-ত	-দ	-ত	-ত	-ত
/ ক-/ :	ক-	ক-	ক-	ক-	ক-	ক-
/-ক-/ :	-ক-	-ক-	-ক	-ক	-ক	-ক
/-ক/ :	-ক	-ক	-গ	-ক	-ক	-ক
/ব-/ :	ব-	ব-	ব	ব	ব	ব
/-ব-/ :	-ব-	-ব-	-ব	-ব	-ব	-ব
/-ব/ :	-ব	-ব	-ব	-ব	-ব	-ব
/দ-/ :	দ-	দ-	দ-	দ-	দ-	দ-
/-দ-/ :	-দ-	-দ-	-দ-	-দ-	-দ-	-দ-
/-দ/ :	-দ	-দ	-দ	-দ	-দ	-দ
/গ-/ :	গ-	গ-	গ-	গ-	গ-	গ-
/-গ-/ :	-গ-	-গ-	-গ	-গ	-গ	-গ
/-গ/ :	-গ	-গ	-ক	-ক	-গ	-ক
/ফ-/ :	ফ-	ফ-	ফ-	ফ-	ফ-	ফ-
/-ফ-/ :	-ফ-	-ফ-	-ফ	-ফ	-ফ	-ফ
/-ফ/ :	-ফ	-ফ	-ফ	-ফ	-ফ	-ফ
/থ-/ :	থ-	থ-	থ-	থ-	থ-	থ-
/-থ-/ :	-থ-	-থ-	-থ	-থ	-থ	-থ

শব্দগত পার্থক্যঃ

(ক) উচ্চারণৰ বিভিন্নতা থকা শব্দঃ

মান্য অসমীয়া	পশ্চিম দুধনৈ	পূর্ব দুধনৈ	টংলা	তামুলপুৰ
অৰাহি	উৰছি	অৰাহি	উৰহি	উৰহি
আমৰলি পৰৱা	আমিলা	আমিল	আমলি	আমলি
উইছিৰঙা	উইছেৰেং	উছিলিংকা	উছৰংগ	উছৰংগা
এলান্ধু	আন্ধু	আলান্ধু	আন্ধু	আন্ধু
ওপৰ	উপৰ	উপাৰ	অ'পাৰ	অ'পাৰ
কাষলতি	কাক'লি	কাক'লি	কাইক'লি	কাইক'লি
কুমজেলেকুৱা	কেনজুলা	কুণজিল্কা	কেন্দুলকা	কেন্দুল্কা
কেঞ্জা আঙুলি	কিনা আঙুলি	কিনা আঙুলি	কিজা আঙুলি	কিজা আঙুলি
কেৰেলুৱা	কেৰান্দি	কেৰানি	কেৰিনদেই	কেৰানি
কেঁকোৰা	কাংক'ৰ	কাক'ৰ	কাৰ্বা	কাৰ্বা
কুকুৰা	চ'ৰে	ছ'ৰে	ছ'ৰহি	ছ'ৰহি
কাছ	কাচু	কাচু	কাছা	কাছা
কাবৈ	কাৰে	কৈ	কই	কাবৈ
কান্ধুলি মাছ	কেলা	কান্দিলি	কান্দিলি	কান্দিলি
কঁকিলা মাছ	কুঁকিলা	কুকিলা	কাকিলা	কাকিলা
গৰৈ	গৰায়	গ'ৰে	গ'ৰায়	গ'ৰায়
জোনাকী পৰৱা	জোনামাহী	জোনামাহী	জুন্কি পৰৱা	জুন্কি পৰৱা
জুহাল	আখাছালি	আখাসালি	আখাসালি	আখাসালি
শামুক	ছামুক	সামুক	সামুক	সামুক
শালিকা	ছাৰক	সাৰক	সাল্কা	সাইল্কা/সাইল্খা
মাছৰোকা	মান্ছেলেংকা	মাছেলেংকা	মাছলি লংকা	মাছলি লংকা
অমিতা	মুদুফ'ল	মুদুফ'ল	নুফুল	নুফুল

বাব টেঙ্গা	জামুরা	জামুরা/ধূমা টেঙ্গা	ল'ব'ক টেঙ্গা	ব'ব'ক টেঙ্গা
অকাজী	ঘাচুৰী	ঘাচুৰী	ঘিছিৰি	ঘিছিৰি
বেঁকা	ক'ক্ৰা/কেক্ৰা	ক'ক্ৰা/কেক্ৰা	কেক্ৰা	কেক্ৰা
সুগুৰি পহু	ছ'গ'ৰা	ছ'গ'ৰা/স'গ'ৰা	স'গ'ৰা	স'গ'ৰা
উই	উৰি	উই	উই	উই
ডঁৰিকলা	দিংকিলা	দুৰ্কানি/দুকিলা	দুৰ্কলা	দুৰ্কলা
পাভ মাছ	পাবোৱা	পাভোৱা	পাভোৱা	পাভোৱা
পিপৰা	পিপৰা	পিপৰ	পিপৰাং	পিপৰা
ফ'ৰিং	ফ'ৰেং	ফ'ৰেং	ফ'ৰিং	ফ'ৰিং
মোট	কুৰপ	ক'ৰ'প/কুৰপ	চ'ক'ৰ	চ'ক'ৰ
মাংস	ম'ছ'ং	মাংছ'	মাংছ'	ম'হ'ং

সুকীয়া উৎসৱ শব্দ :

অজগৰ	বাৰাসাপ	জালপাহিয়া	অ'জ'গ'ৰ	জাল্পাহিয়া
আতলচ	আতাফ'ল	মেৰা/আতাফ'ল	মেৰাই	আতাইফ'ল
আতলচ	আতাফ'ল	মেৰা/আতাফ'ল	মেৰাই	আতাইফ'ল
খুতুৰা শাক	খুন্দা	খুন্দা	খুতুৰা	খুতুৰা
গাহৰি	ছুৱাৰ	বাৰা	ভুৰা	ভুৰা
গেদগেদী	ধেদে/ধেদাই	হে'গালি	ভেহেৰি	ভেহেৰি
	/ঘাগ্ৰি			
চুক ভেকুলি	খুঞ্চলি বেং	খুখ্লি বেং	কুত্রি বেং	কুত্রি বেং
চোক নথকা				
পানী দিয়া	গোৰা ম'ত	গোৰা ম'ত	ছিৰা ম'ত	ছিৰা ম'ত
মদ				
জুপিতৰা	চ'ৰে মাহাৰী তাৰা	চ'ৰে মাহাৰী তাৰা	কুৰ্কুৰি থোপা	কুৰ্কুৰি বাহা

তিঁয়হ	ছেঙ'ছ	তেহো	তিয়া	তিয'
পইতাচ'ৰা	খাৰপ'কা	ছিল্প'কা	তেলপ'কা	তেল প'কা
		/তেলপ'কা		
পপীয়া তৰা	ভুতুনি তাৰা	ভুতুনি তাৰা	সুতাছিঙি তাৰা	সুতাছিঙি তাৰা
পিঠাগুৰি দি	পিথালি	খাৰ আঞ্জা	গুৰা আঞ্জা	গুৰা আঞ্জা
বন্ধা আঞ্জা				
বৰটোকোলা	হাৰ্গিলা	হাৰ্গিলা	ৰাম্টোকোলা	ৰাম্টোকোলা
বৰা চাউলৰ				
পৰা তৈয়াৰ	ব'ৰা ঝুগ্লি	ব'ৰা ঝুগ্লি	ব'ল ম'ত	ব'লম'ত
কৰা মদ				
বেংচটা	মিমুক/নিহম	লিণুম	লাফু	লাফু
ব্ৰহ্মপুৱা	ব'ৰেপুৱা	ব'ৰেপুৱা	ফেলাং	ফেলাং
ভাইটি/ভণ্টি	ন'নো/নুন	নোনো	ভায়াক/	ভায়াক/বৈনাক
			বৈনাক	
মদ বনোৱা	বাখ'ৰ	সুৰাচি	সুৰাচি	সুৰাচি
পিঠা				
ম'হ	পেৰা	পেৰা	পেৰা	ম'ই
মেকুৰি	বিলাই/নেকাৰ	মেকাৰি/মিক্ৰি	মেক্ৰি	মেক্ৰি
ৰঙা চাঁহি	ফাংকুই/ছিন্দাই	ৰাঙা চাহি	ছাহি	ছাহি
লাজুকী লতা	চুকু চিপা বুন	আদিৰি কাতা	নিলাজী কাতা	নিলাজীকাতা
সন্ধ্যাতৰা	গ'ধুলি ভ'তা	গ'ধুলি ভ'তা	সাজালি ভ'তা	সাজালি ভ'তা
সোঁহাত	দাইন হাত	আগ হাত	ভাত খাৱা	ভাত খাৱা হাত
			হাত	